

Prime Minister's Office

PM's remarks on the situation in India-China Border areas

Entry date: 17 JUN 2020 3:35PM by PIB Delhi

প্রধান মন্ত্ৰীৰ কাৰ্যালয়

প্রধান মন্ত্ৰীৰ মন্তব্য ভাৰত-চীন সীমান্ত অঞ্চলৰ পৰিস্থিতিৰ ওপৰত

প্ৰৱেশ তাৰিখ: 17 জুন 2020 3:35PM পি আই বি দিল্লীৰ দ্বাৰা

সহ-কৰ্মীসকল,

ভাৰত মাতাৰ সাহসী সন্তানসকলে উচ্চতম বলিদান দিছে গেলৱান উপত্যকাত আমাৰ মাতৃভূমিৰ
ৰক্ষাৰ বাবে।

মই এই দেশৰ প্ৰতি সেৱাৰ বাবে কৰা তেওঁলোকৰ এই বলিদানক নমন কৰিছোঁ।, মই তেওঁলোকক
আন্তৰিকভাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

এই দুখৰ কঠিন সময়ত, মই আমাৰ স্বহীদসকলৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

আজি সমগ্ৰ দেশ আপোনালোকৰ লগত আছে, দেশৰ অনুভূতি আপোনালোকৰ লগত আছে।

আমাৰ স্বহীদসকলৰ ত্যাগ অথলে নাযায়।

যিয়েই পৰিস্থিতি হওক, যিয়েই পৰিণীতি হওক, ভাৰতে নিজৰ দেশৰ আত্ম-সন্মান আৰু মাটিৰ
প্ৰতিটো ইঞ্চিৰ ৰক্ষা কঠোৰভাবে কৰিব।

ভাৰত এক শান্তি-প্ৰিয় দেশ। আমাৰ ইতিহাস শান্তিৰ এক উদাহৰণ।

ভাৰতৰ মতাদৰ্শগত মন্ত্ৰ হৈছে – সমস্ত: সুখীনঃভৱঃটো

প্ৰতিটো যোগতে, আমি সমগ্ৰ মানৱ জাতিৰ শান্তি আৰু সমৃদ্ধি কামনা কৰি আহিছোঁ।

আমি সদায়ে নিজৰ চুবুৰীয়াৰ লগত এক সহযোগী আৰু বন্ধুত্ব ধৰণে কাম কৰি আহিছোঁ। সদায়ে তেওঁলোকৰ বিকাশ আৰু সমৃদ্ধি কামনা কৰিছোঁ।

আমাৰ মাজৰ যিয়েই প্ৰভেদ নাথাকক, আমি সদায়ে এয়া চেষ্টা কৰি আহিছো য়াতে এই প্ৰভেদ বিবাদলৈ পৰিণত নহয়, প্ৰভেদ বিবাদলৈ পৰিণত হ'ব নালাগে।

আমি কেতিয়াও আনক আমনি নকৰোঁ, কিন্তু আমি নিজৰ দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ লগত কেতিয়াও সন্ধি নকৰোঁ।

যেতিয়াই সময় আহিছে, আমি নিজৰ শক্তি প্ৰদৰ্শন কৰিছোঁ, আমাৰ দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ ৰক্ষাৰ বাবে আমাৰ ক্ষমতাৰ প্ৰদৰ্শন কৰি।

ত্যাগ আৰু শিক্ষা আমাৰ ৰাষ্ট্ৰীয় চৰিত্ৰৰ এক অংশ, কিন্তু একেই সময়তে, শক্তি আৰু সাহসো সমানেই আমাৰ দেশৰ চৰিত্ৰ।

মই নিশ্চিত কৰিব বিচাৰিছো, আমাৰ সেনাসকলৰ এই ত্যাগ অথলে নাযায়।

ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব আমাৰ বাবে সৰ্বোচ্চ, আৰু ইয়াক ৰক্ষা কৰিবলৈ কোনেও আমাক বাধা দিব নোৱাৰে।

এই বিষয়ে কাৰো কোনো শংকা বা চিন্তা থাকিব নালাগে।

ভাৰতে শান্তি বিচাৰে। কিন্তু ভাৰতক জোকাই ল'লে, এক উপযুক্ত উত্তৰ পাব।

আমাৰ স্বহীদ সেনাৰ ত্যাগক লৈ আমাৰ দেশ গৌৰৱান্বিত। মই আপোনালোক সকলোকে দুই মিনিটৰ মৌনতা ৰাখিবলৈ আৰু আমাৰ সাহসী সন্তানসকলক শ্ৰদ্ধাঞ্জলি দিবলৈ অনুৰোধ কৰিছোঁ।

VRRK/VJ

(ৰিলিজ আই ডি: 1632065) পৰিদৰ্শক গণনা: 175

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.